

2 0 1 8

MATHEMATICS

Full Marks : 100

Time : 3 hours

The figures in the margin indicate full marks for the questions

1. (a) Is $n(A - B) = n(A) - n(B)$? 1

$n(A - B) = n(A) - n(B)$ হ্যনে ?

(b) Mention the period of $\tan 2x$. 1

$\tan 2x$ -ৰ পর্যায কি হ'ব উল্লেখ কৰা।

(c) Write the two complex cube roots of 1. 1

1-ৰ জটিল ঘনমূল দুটা লিখা।

(d) If ${}^n C_x = {}^n C_y$ and $x \neq y$, then $x + y = ?$ 1

যদি ${}^n C_x = {}^n C_y$ আৰু $x \neq y$, তেওঁতে $x + y = ?$

(e) What is the sum of the cubes of first n natural numbers? 1

প্ৰথম n -টা স্বাভাৱিক সংখ্যাৰ ঘনফলৰ সমষ্টি কিমান ?

(2)

- (f) Write the middle term in the expansion of $\left(\frac{x}{a} + \frac{a}{x}\right)^{10}$. 1

$\left(\frac{x}{a} + \frac{a}{x}\right)^{10}$ -ৰ বিস্তৃতিৰ মধ্যপদটো লিখা।

- (g) What is the inclination of the line $y = x$? 1

$y = x$ ৰেখাডালৰ নতি কিমান ?

- (h) $\frac{d}{dx} (\sec^2 x - \tan^2 x) = ?$ 1

- (i) Define mean deviation. 1

গড় বিচ্ছিন্নিৰ সংজ্ঞা দিয়া।

- (j) What is the probability of getting 53 Sundays in a non-leap year? 1

অধিবর্ষ নোহোৱা বছৰ এটাত 53টা ৰবিবাৰ পোৱাৰ সম্ভাৱিতা কিমান ?

2. (a) Every resident of a city can speak Hindi or English. If 75% of the population speaks Hindi and 60% speaks English, then what percentage can speak both the languages? 3

এখন চহৰৰ প্ৰতিজন বাসিন্দাই হিন্দী অথবা ইংৰাজী ক'ব পাৰে। যদি 75 শতাংশই হিন্দী আৰু 60 শতাংশই ইংৰাজী ভাষা কয়, তেন্তে কিমান শতাংশ বাসিন্দাই দুয়োটা ভাষা কয় ?

(3)

(b) Prove any one of the following :

3

তলৰ যি কোনো এটা প্ৰমাণ কৰা :

$$(i) A \cap B \subseteq A \cup B$$

$$(ii) A \cap (A' \cup B) = A \cap B$$

3. Define a relation. Write the relation

$$R = \{(a, b) : b + 1 = 2a, a, b \in \{1, 2, 3, \dots, 10\}\}$$

in roster form.

1+3

সম্বন্ধৰ সংজ্ঞা দিয়া।

$$R = \{(a, b) : b + 1 = 2a, a, b \in \{1, 2, 3, \dots, 10\}\}$$

সম্বন্ধটো তালিকাকৰণ পদ্ধতিবে লিখা।

4. Prove that the function $f : \mathbb{N} \rightarrow \mathbb{N}$ so that $f(x) = 2x^2 - 1$ is
one-one but not onto.

4

প্ৰমাণ কৰা যে $f : \mathbb{N} \rightarrow \mathbb{N}$ য'ত $f(x) = 2x^2 - 1$ ফলনটো একেকী কিন্তু আচ্ছাদক
নহয়।

Or / অথবা

Find the domain and range of the real function $f(x) = \frac{x^2}{x^2 - 1}$.

4

$f(x) = \frac{x^2}{x^2 - 1}$ বাস্তৱ ফলনটোৰ আদিক্ষেত্ৰ আৰু পৰিসৰ নিৰ্ণয় কৰা।

(4)

5. (a) If z_1 and z_2 are two complex numbers, then show that

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2(|z_1|^2 + |z_2|^2) \quad 3$$

যদি z_1 আৰু z_2 দুটা জটিল সংখ্যা হয়, তেন্তে দেখুওৱা যে

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2(|z_1|^2 + |z_2|^2)$$

Or / অথবা

- Find the complex numbers whose square is the complex number $a + 2 + i\sqrt{3a^2 - 8a - 3}$. 3

যি জটিল সংখ্যাৰ বৰ্গ $a + 2 + i\sqrt{3a^2 - 8a - 3}$ জটিল সংখ্যাটো হয় সেই জটিল সংখ্যাবোৰ নিৰ্ণয় কৰা।

- (b) If $x = 3 + 2i$, then prove that

$$x^4 - 4x^3 + 4x^2 + 8x + 39 = 0 \quad 3$$

যদি $x = 3 + 2i$, তেন্তে প্ৰমাণ কৰা যে

$$x^4 - 4x^3 + 4x^2 + 8x + 39 = 0$$

6. With the help of mathematical induction, prove that the product of three consecutive natural numbers is always a multiple of 3. 4

তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গুণফল 3-ৰ গুণিতক বুলি গাণিতিক আৱেশ প্ৰণালীৰ সহায়ত প্ৰমাণ কৰা।

(5)

7. Solve the following system of inequations and represent the solutions graphically on the number line : 4

নিম্নোক্ত অসমীকৰণ প্রণালীটো সমাধান কৰা আৰু সমাধানবোৰ সংখ্যাৰেখাত লৈখিকভাৱে প্ৰদৰ্শন কৰা :

$$2(x-1) < x+5, \quad 3(x+2) > 2-x$$

8. (a) If $m+n P_2 = 72$ and $m-n P_2 = 6$, then find the values of 3
 m and n .

যদি $m+n P_2 = 72$ আৰু $m-n P_2 = 6$, তেন্তে m আৰু n ৰ মান নিৰ্ণয় কৰা।

Or / অথবা

If $n+2 C_8 : n-2 P_4 = 57 : 16$, then prove that $n = 19$. 3

যদি $n+2 C_8 : n-2 P_4 = 57 : 16$, তেন্তে প্ৰমাণ কৰা যে $n = 19$.

- (b) In how many ways can the natural numbers lying between 10 and 1000 be formed with the digits 0, 3, 5, 7, 9 ? 3

0, 3, 5, 7, 9 অংককেইটাৰ সহায়ত 10 আৰু 1000ৰ মাজত থকাকৈ কিমানটা স্বাভাৱিক সংখ্যা গঠন কৰিব পাৰি ?

Or / অথবা

How many 5-member committees can be formed from 8 teachers and 3 students so that a particular teacher is always selected for each committee? 3

সদায়ে এজন শিক্ষকক প্ৰতিখন কমিটিৰ বাবে বাচনি কৰিলে 8 জন শিক্ষক আৰু 3 জন ছাত্ৰৰ পৰা কিমানখন 5-জনীয়া কমিটি গঠন কৰিব পাৰি ?

(6)

9. If a, b, c are in AP and a, b, d are in GP, then prove that
 $a, a-b, d-c$ are in GP.

4

যদি a, b, c সমান্তর প্রগতিত আৰু a, b, d গুণোত্তৰ প্রগতিত থাকে, তেন্তে প্ৰমাণ
 কৰা যে $a, a-b, d-c$ গুণোত্তৰ প্রগতিত থাকিব।

Or / অথবা

Find the sum of any one of the following :

4

তলৰ যি কোনো এটাৰ সমষ্টি উলিওৱা :

$$(i) 1 \cdot 2 \cdot 3 + 2 \cdot 3 \cdot 4 + 3 \cdot 4 \cdot 5 + \dots + n(n+1)(n+2)$$

$$(ii) 1^2 - 2^2 + 3^2 - 4^2 + 5^2 - 6^2 + \dots + 1001^2 - 1002^2$$

10. (a) Show that the coefficient of x^r in the expansion of

$$\left(x + \frac{1}{x} \right)^n \text{ is } \frac{\lfloor n \rfloor}{\boxed{\frac{1}{2}(n-r)} \quad \boxed{\frac{1}{2}(n+r)}}$$

3

দেখুওৱা যে $\left(x + \frac{1}{x} \right)^n$ ৰ বিস্তৃতিত x^r ৰ সহগ

$$\frac{\lfloor n \rfloor}{\boxed{\frac{1}{2}(n-r)} \quad \boxed{\frac{1}{2}(n+r)}}$$

- (b) If the first three consecutive terms in the expansion
 of $(1+x)^{2n}$ are in AP, then prove that
 $n(2n-1)x^2 - 4nx + 1 = 0.$

3

যদি $(1+x)^{2n}$ ৰ বিস্তৃতিৰ প্ৰথম তিনিটা পদ সমান্তর প্রগতিত থাকে, তেন্তে প্ৰমাণ
 কৰা যে $n(2n-1)x^2 - 4nx + 1 = 0.$

(7)

11. Prove any two of the following :

$2 \times 2 = 4$

তলৰ যি কোনো দুটা প্ৰমাণ কৰা :

$$(i) \sin^2 \frac{\pi}{4} + \sin^2 \frac{3\pi}{4} + \sin^2 \frac{5\pi}{4} + \sin^2 \frac{7\pi}{4} = 2$$

$$(ii) \tan(45^\circ + \theta)\tan(135^\circ + \theta) = -1$$

$$(iii) \cos 20^\circ \cdot \cos 40^\circ \cdot \cos 60^\circ \cdot \cos 80^\circ = \frac{1}{16}$$

12. Prove any one of the following :

4

নিম্নোক্তসমূহৰ যি কোনো এটা প্ৰমাণ কৰা :

$$(i) \sin 5A = 16 \sin^5 A - 20 \sin^3 A + 5 \sin A$$

$$(ii) 2 \cos 11\frac{1}{4}^\circ = \sqrt{[2 + \sqrt{2 + \sqrt{2}}]}$$

$$(iii) \sin A - \sin B + \sin C = 4 \sin \frac{A}{2} \cos \frac{B}{2} \sin \frac{C}{2}, \quad (A + B + C = \pi)$$

13. Solve any one of the following :

4

তলৰ যি কোনো এটা সমাধান কৰা :

$$(i) \tan^2 \theta = 3 \operatorname{cosec}^2 \theta - 1$$

$$(ii) \cos x + \sqrt{3} \sin x = 2$$

14. (a) Find the equation of a straight line in gradient form.

3

এটা সৰলবেধৰ প্ৰণতা আকাৰৰ সমীকৰণটো নিৰ্ণয় কৰা ।

- (b) If the length of the perpendicular drawn from the origin to the line $\frac{x}{a} + \frac{y}{b} = 1$ is p , then show that $\frac{1}{p^2} = \frac{1}{a^2} + \frac{1}{b^2}$. 3

মূলবিন্দুর পরা, $\frac{x}{a} + \frac{y}{b} = 1$ রেখাটি টনা লম্ব দৈর্ঘ্য p হ'লে দেখুওৱা যে
 $\frac{1}{p^2} = \frac{1}{a^2} + \frac{1}{b^2}$.

Or / অথবা

- Find the equation of the straight line passing through the point (3, 2) and perpendicular to the line $x - 2y + 3 = 0$. 3

(3, 2) বিন্দুগামী $x - 2y + 3 = 0$ রেখার লম্বমান রেখাডালৰ সমীকৰণ নিৰ্ণয় কৰা।

15. Answer (a) or (b) :

(a) বা (b) অংশৰ উত্তৰ দিয়া :

- (a) Find the equation of the circle passing through the points (0, 1), (1, 0) and (1, 1). 4

(0, 1), (1, 0) আৰু (1, 1) বিন্দুগামী বৃত্তটোৰ সমীকৰণ নিৰ্ণয় কৰা।

- (b) Deduce the standard equation of an ellipse. 4

উপৰ্যুক্ত এটাৰ মানক সমীকৰণটো উলিওৱা।

16. Prove that the three points (-4, 6, 0), (2, 4, 6) and (14, 0, -2) are collinear. 4

প্ৰমাণ কৰা যে (-4, 6, 0), (2, 4, 6) আৰু (14, 0, -2) বিন্দু তিনিটা একৰেধীয়।

(9)

Or / অথবা

Find the coordinates of the centroid of the triangle whose vertices are (x_1, y_1, z_1) , (x_2, y_2, z_2) and (x_3, y_3, z_3) . 4

(x_1, y_1, z_1) , (x_2, y_2, z_2) আৰু (x_3, y_3, z_3) শীৰ্ষবিন্দু বিশিষ্ট ত্রিভুজটোৰ
তৰকেন্দ্ৰৰ স্থানাংক নিৰ্ণয় কৰা।

17. (a) Find the limits of any two of the following : $1\frac{1}{2} \times 2 = 3$

নিম্নোক্তবোৰৰ যি কোনো দুটাৰ সীমা উলিওৱা :

$$(i) \lim_{x \rightarrow 3} \frac{\sqrt[3]{x} - \sqrt[3]{3}}{x^2 - 9}$$

$$(ii) \lim_{x \rightarrow \pi} \frac{\sin x}{\pi - x}$$

$$(iii) \lim_{x \rightarrow 0} \frac{1 - \cos ax}{1 - \cos bx}$$

$$(iv) \lim_{n \rightarrow \infty} \frac{1}{n^3} [1^2 + 2^2 + 3^2 + \dots + n^2]$$

(b) Find the derivatives (any two) : $2 \times 2 = 4$

অৱকলজ নিৰ্ণয় কৰা (যি কোনো দুটাৰ) :

$$(i) e^x \log x$$

$$(ii) \frac{2x+1}{2x-1} + \log 2$$

$$(iii) \sin x \sin 2x$$

$$(iv) \log_x x + \sec \frac{\pi}{40}$$

(10)

- 18.** If the truth value of p is true (T) and that of q is false (F), then write the truth values of the following statements :

$$1+1+1=3$$

যদি p উক্তির সত্যমান ‘সঁচ’ আৰু q উক্তির সত্যমান ‘মিচ’ হয়, তেন্তে নিম্নোক্ত উক্তিবোৰৰ সত্যমান কি হ’ব লিখা :

(i) ‘ p or q ’

‘ p বা q ’

(ii) ‘ p and q ’

‘ p আৰু q ’

(iii) ‘if p , then q ’

‘যদি p , তেন্তে q ’

- 19.** Find the probability of getting at least one 5 in a single throw of two dice.

4

দুটা লুড়ুৰগুটি এবাৰ নিক্ষেপণত অতিকমপক্ষেও এটা 5 পোৱাৰ সন্ভাৱিতা নিৰ্ণয় কৰা।

Or / অথবা

For any two events A and B prove that

যি কোনো দুটা ঘটনা A আৰু B -ৰ বাবে প্ৰমাণ কৰা যে

$$P(A \cup B) = P(A) + P(B) - P(A \cap B)$$

4

- 20.** Calculate the standard deviation for the following distribution :

6

নিম্নোক্ত বণ্টনটোৰ প্ৰামাণিক (বা মানক) বিচুলি গণনা কৰা :

Class (শ্ৰেণী)	30–40	40–50	50–60	60–70	70–80	80–90	90–100
Frequency (বাৰংবাৰতা)	3	7	12	15	8	3	2

(11)

Or / অথবা

Determine the mean deviation about median for the following distribution : 6

তলৰ বণ্টনটোৱ ক্ষেত্ৰত মধ্যমা সাপেক্ষে গড় বিচুতি নিৰ্ণয় কৰা :

Marks (নম্বৰ)	0-10	10-20	20-30	30-40	40-50	50-60
No. of Students (ছাত্ৰ সংখ্যা)	6	8	14	16	4	2

★ ★ ★